

Total No. of Printed Pages—11

2 SEM TDC MTH G 1

2015

(May)

MATHEMATICS

(General)

Course : 201

(Matrices, Ordinary Differential Equations and
Numerical Analysis)

Full Marks : 80

Pass Marks : 32/24

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

GROUP—A

(Matrices)

(Marks : 20)

1. (a) পাতনির বিজ্ঞতাৰ সংজ্ঞা দিয়া ।

1

Define nullity of a matrix.

(b) প্ৰমাণ কৰা যে ট্ৰিন্চপ'জ পাতনি আৰু মূল পাতনিৰ
কোটি একে হ'ব ।

3

Prove that the rank of transpose of a
matrix is same as that of the original
matrix.

(2)

- (c) তলৰ পাতনিটো ইচ্ছিলন আকাৰত প্ৰকাশ কৰি কোটি
নিৰ্ণয় কৰা :

4

Find the rank of the following matrix by
reducing it to echelon form :

$$\begin{bmatrix} -2 & -1 & -3 & -1 \\ 1 & 2 & 3 & -1 \\ 1 & 0 & 1 & 1 \\ 0 & 1 & 1 & -1 \end{bmatrix}$$

2. (a) দেখুওৱা যে তলৰ সমীকৰণকেইটা সংগত আৰু সিহ্তৰ
সমাধান উলিওৱা :

5

Show that the following equations are
consistent and find their solutions :

$$x - y + z = 2$$

$$3x - y + 2z = -6$$

$$3x + y + z = -18$$

অথবা / Or

সমাধান কৰা :

Solve :

$$3x + 4y - z - 6w = 0$$

$$2x + 3y + 2z - 3w = 0$$

$$2x + y - 14z - 9w = 0$$

$$x + 3y + 13z + 3w = 0$$

(3)

- (b) তলৰ বৰ্গ পাতনিটোৰ পৰা অভিলক্ষণ বহুপদ বাশি
নিৰ্ণয় কৰা : 2

Find the characteristic polynomial of the
following square matrix :

$$A = \begin{bmatrix} 1 & -1 & 1 \\ 0 & 1 & 0 \\ 1 & -1 & 1 \end{bmatrix}$$

- (c) দেখুওৱা যে প্রতিটো বৰ্গ পাতনিয়ে তাৰ নিজৰ অভিলক্ষণ
সমীকৰণ সিদ্ধ কৰে। 5

Show that every square matrix satisfies
its own characteristic equation.

অথবা / Or

- তলৰ পাতনিটোৰ অভিলক্ষণ মূল আৰু অনুকাপ
অভিলক্ষণ ভেষ্টৰ নিৰ্ণয় কৰা : 2+3=5

Determine the characteristic roots and
corresponding characteristic vectors of
the following matrix :

$$A = \begin{bmatrix} 2 & 2 & 1 \\ 1 & 3 & 1 \\ 1 & 2 & 2 \end{bmatrix}$$

(4)

GROUP—B

(Ordinary Differential Equations)

(Marks : 30)

3. (a) $M(x, y)dx + N(x, y)dy = 0$ সমীকরণটো যথার্থ
অরক্ষীয় সমীকরণ হোৱাৰ আৰশ্যকীয় চৰ্ত লিখা। 1

Write the necessary condition for the
equation $M(x, y)dx + N(x, y)dy = 0$ to be
an exact differential equation.

- (b) $x^2 \frac{dy}{dx} + y = x^3$ সমীকরণৰ অনুষ্টক লিখা। 1

Write the integrating factor of the
equation

$$x^2 \frac{dy}{dx} + y = x^3$$

- (c) n টা ফলনৰ বনস্পতিযানৰ সংজ্ঞা দিয়া। 2

Define Wronskian of n functions.

- (d) যি কোনো এটোৰ সমাধান কৰা :

Solve any one :

$$(i) \frac{dy}{dx} + \frac{y}{x} = \sin x^2$$

$$(ii) (x^3 + 3xy^2)dx + (y^3 + 3x^2y)dy = 0$$

(5)

(e) যি কোনো এটাৰ সমাধান কৰা : 3

Solve any one :

(i) $y = px + p - p^2$

(ii) $x = 4p + 4p^3$

4. (a) যি কোনো দুটাৰ সমাধান কৰা : $3 \times 2 = 6$

Solve any two :

(i) $\frac{d^2y}{dx^2} - 4\frac{dy}{dx} + 3y = 2e^{3x}$

(ii) $\frac{d^3y}{dx^3} + \frac{d^2y}{dx^2} - \frac{dy}{dx} - y = \cos 2x$

(iii) $\frac{d^2y}{dx^2} - 4\frac{dy}{dx} + 4y = x^2$

দিয়া আছে, $x = 0; y = \frac{3}{8}$ আৰু $\frac{dy}{dx} = 1$ Given, $x = 0; y = \frac{3}{8}$ and $\frac{dy}{dx} = 1$

(b) যি কোনো এটাৰ সমাধান কৰা : 4

Solve any one :

(i) $x^2 \frac{d^2y}{dx^2} - 3x \frac{dy}{dx} + 4y = x^2$

(ii) $x^2 \frac{d^2y}{dx^2} - x \frac{dy}{dx} + y = 2 \log x$

(6)

5. [(a) আৰু (b)] অথবা (c) ব উত্তৰ কৰা :

Answer either [(a) and (b)] or (c) :

(a) যদি প্ৰথম-মাত্ৰাৰ অৱকলজ আঁতৰ কৰোতে

$$\frac{d^2y}{dx^2} + P \frac{dy}{dx} + Qy = R$$

সমীকৰণটো $\frac{d^2V}{dx^2} + Q_1 V = R_1$ লৈ লযুক্ত হয়; তেন্তে R_1 ব মান লিখা ।

1

If the equation

$$\frac{d^2y}{dx^2} + P \frac{dy}{dx} + Qy = R$$

reduces to $\frac{d^2V}{dx^2} + Q_1 V = R_1$ by removingthe first-order derivative, then write
the value of R_1 .

- (b) প্ৰথম-মাত্ৰাৰ অৱকলনীয় বাশি আঁতৰাই তলৰ
-
- সমীকৰণটো সমাধান কৰা :

4

Removing the first-order derivative,
solve the following equation :

$$\frac{d^2y}{dx^2} - 2 \tan x \frac{dy}{dx} + 5y = e^x \sec x$$

(7)

(c) প্রাচল ভেদ নিয়মেরে তলৰ সমীকৰণটো সমাধান কৰা : 5

Apply the method of variation of parameter to solve the following equation :

$$(1-x^2) \frac{d^2y}{dx^2} - 4x \frac{dy}{dx} - (1+x^2)y = x$$

6. $\frac{d^2y}{dx^2} + P \frac{dy}{dx} + Qy = R$ সমীকৰণটোৰ স্বতন্ত্ৰ চলক সলনি
কৰি কপালতা কৰা; য'ত P, Q আৰু R হৈছে x ৰ ফলন। 5
Transform the equation

$$\frac{d^2y}{dx^2} + P \frac{dy}{dx} + Qy = R$$

by changing the independent variable; where
 P, Q and R are the functions of x .

অথবা / Or

যদি $y = x$; $\frac{d^2y}{dx^2} - x^2 \frac{dy}{dx} + xy = x$ সমীকৰণৰ এটা
বিশেষ সমাধান; ইয়াৰ সাধাৰণ সমাধান উলিওৱা।

If $y = x$ is a particular solution of

$$\frac{d^2y}{dx^2} - x^2 \frac{dy}{dx} + xy = x$$

find its general solution.

(8)

GROUP—C

(Numerical Analysis)

(Marks : 30)

7. (a) সঁচা নে মিছা লিখা : 1

Write True or False :

নিউটন-বাচ্চন পদ্ধতিতে সমীকরণ সমাধান করোতে
ফলনব অবকলজ শূন্য হোৱা অনুচ্ছিত।

In solving an equation by Newton-Raphson method, the derivative of the
function should not be zero.

(b) দ্বিভাজন পদ্ধতি প্রয়োগ কৰি তলৰ সমীকৰণটোৱ এটা
বাস্তৱমূল দ্বিতীয় দশমিক স্থানলৈ শুদ্ধমান নিৰ্ণয় কৰা : 5

Find a real root of the following equation
by bisection method correct to two
places of decimal :

$$x \log_{10} x = 1.2$$

অথবা / Or

বীজগাণিতীয় সমীকৰণ সমাধানৰ বাবে পুনৰুক্তি পদ্ধতি
বৰ্ণনা কৰা।

Describe iteration method for solving an
algebraic equation:

- (c) নিউটন-বাফ্চন পদ্ধতিৰ সহয়েৰে কোনো সংখ্যাৰ বৰ্গমূল
উলিওৱাৰ সূত্ৰ নিৰ্ণয় কৰা। 3

Obtain a formula to compute the square root of a number using Newton-Raphson method.

- (d) গাউছ অপনয়ন পদ্ধতিৰে সমাধান কৰা : 6

Solve by Gauss elimination method :

$$x + 4y - z = -5$$

$$x + y - 6z = -12$$

$$3x - y - z = 4$$

অথবা / Or

একধাত সমীকৰণ প্ৰণালী সমাধানৰ বাবে গাউছ-ছেইডেল
পদ্ধতি বৰ্ণনা কৰা।

Describe the solution of system of linear equations by Gauss-Seidel method.

8. (a) অস্তৰেশনৰ সংজ্ঞা দিয়া। 1

Define interpolation.

- (b) সচৰাচৰ চিহ্নৰে দেখুওৱা যে $\Delta \nabla = \Delta - \nabla$. 2

With usual notations, show that

$$\Delta \nabla = \Delta - \nabla$$

(c) নিউটনৰ অধোগামী অন্তর্বেশন সূত্ৰটো প্ৰতিগ্ৰহ কৰা। 5

Deduce Newton's backward interpolation formula.

অথবা / Or

দিয়া আছে :

$$\sin 45^\circ = 0.7071, \quad \sin 50^\circ = 0.7660,$$

$$\sin 55^\circ = 0.8192, \quad \sin 60^\circ = 0.8660$$

তেন্তে $\sin 52^\circ$ ৰ মান যি কোনো অন্তৰ্বেশন পদ্ধতিবে
নিৰ্ণয় কৰা।

Given :

$$\sin 45^\circ = 0.7071, \quad \sin 50^\circ = 0.7660,$$

$$\sin 55^\circ = 0.8192, \quad \sin 60^\circ = 0.8660$$

Find $\sin 52^\circ$, by using any method of
interpolation.

9. (a) সমদূৰৱৰ্তী কোটিৰ বাবে সাধাৰণ ক্ষেত্ৰফলন সূত্ৰটো
নিৰ্ণয় কৰা আৰু ট্ৰিপিজইডেল সূত্ৰটো প্ৰতিগ্ৰহ কৰা। 3+2=5

Find the general quadrature formula for
equidistant ordinates and deduce the
trapezoidal rule.

অথবা / Or

চিম্পচনৰ $\frac{1}{3}$ পদ্ধতিটো প্ৰযোগ কৰি $\int_2^3 x^2 dx$ ৰ মান
নিৰ্ণয় কৰা। 5

Find the value of $\int_2^3 x^2 dx$ by Simpson's
 $\frac{1}{3}$ rd rule.

(b) লাগ্রাঞ্জ অন্তর্রেখন সূত্র প্রয়োগ করি তলৰ তালিকাখনৰ
পৰা $f(x)$ নিৰ্ণয় কৰা :

2

Find $f(x)$ by using Lagrange's
interpolation formula from the following
table :

x	:	0	1	2	5
$f(x)$:	2	3	12	147

★ ★ ★

1. Find the value of $\int_{\frac{1}{2}}^{\frac{1}{3}} \frac{dx}{x^2 + 4}$ by using Trapezoidal rule.

2. Find the value of $\int_0^{\pi} x \sin x dx$ by using Simpson's rule.

3. Find the value of $\int_0^{\pi} x \cos x dx$ by using Trapezoidal rule.

4. Find the value of $\int_0^{\pi} x \sin x dx$ by using Simpson's rule.

5. Find the value of $\int_0^{\pi} x \cos x dx$ by using Trapezoidal rule.

6. Find the value of $\int_0^{\pi} x \sin x dx$ by using Simpson's rule.

7. Find the value of $\int_0^{\pi} x \cos x dx$ by using Trapezoidal rule.

8. Find the value of $\int_0^{\pi} x \sin x dx$ by using Simpson's rule.

9. Find the value of $\int_0^{\pi} x \cos x dx$ by using Trapezoidal rule.

10. Find the value of $\int_0^{\pi} x \sin x dx$ by using Simpson's rule.

11. Find the value of $\int_0^{\pi} x \cos x dx$ by using Trapezoidal rule.

12. Find the value of $\int_0^{\pi} x \sin x dx$ by using Simpson's rule.

13. Find the value of $\int_0^{\pi} x \cos x dx$ by using Trapezoidal rule.